

"মৰমৰ সন্তানসকল – অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰি এতিয়া ভিকহুৰ পৰা চহকী হ'ব লাগে, তোমালোক আত্মাসকল ৰূপ-বসন্ত (জ্ঞানী-যোগী) হোৱা"

প্ৰশ্ন: কোনটো শুভ ভাৱনা ৰাখি পুৰুষাৰ্থত সদায় তৎপৰ হৈ থাকিব লাগে?

উত্তৰ: সদায় এইটোৱে শুভভাৱনা ৰাখিব লাগে যে, আমি আত্মাসকল সতোগ্ৰধান আছিলোঁ, আমিযে পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া আকৌ লৈ আছেঁ। এইটো শুভভাৱনাৰে পুৰুষাৰ্থ কৰি সতোগ্ৰধান হ'ব লাগে। এনেকৈ ভাবিব নালাগে যে সকলোৱে জানো সতোগ্ৰধান হ'ব। নহয়, স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ কৰি থাকিব লাগে, ছাৰ্ভিচৰ (সেৱাৰ) দ্বাৰা শক্তি আহৰণ কৰিব লাগে।

গীত: ইচ পাপ কী দুনীয়া চে..... (এই পাপৰ সৃষ্টিৰ পৰা.....)

ওঁম শান্তি। এয়া হৈছে পঢ়া। প্ৰতিটো কথা বুজিব লাগে অন্য যিবোৰ সংসংগ আদি আছে, সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। ভক্তি কৰি কৰি বেগৰ (ভিকহু) হৈ গৈছে। সেই বেগৰ্চ (ভিকহু) ফকীৰসকল বেলেগ, তোমালোক অন্য প্ৰকাৰৰ বেগৰ্চ (ভিকহু) হোৱা। তোমালোক চহকী আছিল, এতিয়া ভিকহু হৈ গ'ল। এইটো কোনেও নাজানে যে আমি চহকী আছিলোঁ, তোমালোক ব্ৰাহ্মণসকলে জানা - আমি বিশ্বৰ মালিক চহকী আছিলোঁ। অমিৰচন্দৰ পৰা ফকীৰচন্দ হৈ গলোঁ। এতিয়া এয়া হৈছে পঢ়া, যাক ভালদৰে পঢ়িব লাগে, ধাৰণ কৰিব লাগে আৰু ধাৰণ কৰাবলৈ চেষ্টা কৰিব লাগে। অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। আত্মা ৰূপ-বসন্ত (জ্ঞানী-যোগী) হয় নহয় জানো। আত্মাইহে ধাৰণ কৰে, শৰীৰতো বিনাশী হয়। যি কোনো কামৰ বস্তু নহয় তাক জ্বলাই দিয়া হয়। শৰীৰটোও যেতিয়া কোনো কামৰ হৈ নাথাকে তেতিয়া জুইত জ্বলাই দিয়া হয়। আত্মাকতো নজ্বলায়। আমি আত্মা হওঁ, যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হ'ল তেতিয়াৰ পৰা মনুষ্য দেহ-অভিমানত আহি গ'ল। মই শৰীৰ হওঁ - এইটো দূত হৈ যায়। আত্মাতো অমৰ হয়। অমৰনাথ পিতা আহি আত্মাসকলক অমৰ কৰি তোলে। তাততো নিজৰ সময়ত নিজ ইচ্ছাৰে এটা শৰীৰ এৰি আন এটা শৰীৰ লয় কিয়নো আত্মা মালিক হয়। যেতিয়া ইচ্ছা হয় তেতিয়া শৰীৰ এৰে। তাত শৰীৰৰ আয়ুস দীঘল হয়। সাপৰ উদাহৰণ আছে। এতিয়া তোমালোকে জানা যে এয়া তোমালোকৰ বহুত জন্মৰ অন্তিম জন্মৰ পূৰ্ণি ছাল। সম্পূৰ্ণ 84 জন্ম লৈছা। কাৰোবাৰ 60-70 জন্মও হয়, কাৰোবাৰ 50 হয়, ত্ৰেতাৰ নিশ্চয় আয়ুস কিছু নহয় কিছু কম হৈ যায়। সত্যযুগত সম্পূৰ্ণ আয়ুস থাকে। এতিয়া পুৰুষাৰ্থ কৰিব লাগে যে আমি যাতে পোন প্ৰথমে সত্যযুগত আহোঁ। তাত শক্তি থাকে গতিকে অকাল মৃত্যু নহয়। শক্তি কম হ'লে আয়ুসো কম হৈ যায়। এতিয়া যেনেকৈ পিতা সৰ্বশক্তিমান, তোমালোক আত্মাসকলকো শক্তিমান কৰি তোলে। এটাতো হৈছে পবিত্ৰ হ'ব লাগে আৰু স্মৃতিত থাকিব লাগে তেতিয়া শক্তি পোৱা যায়। পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লোৱা। পাপ আত্মাইতো শক্তি ল'ব নোৱাৰে। পুণ্য আত্মা হ'লে শক্তি পায়। এইটো খেয়াল (বিচাৰ) কৰা - আমি আত্মা সতোগ্ৰধান আছিলোঁ। সদায় শুভ ভাৱনা ৰখা উচিত। এনেকুৱা নহয় যে সকলোৱে জানো সতোগ্ৰধান হ'ব। কোনোবাতো সতোও হ'ব নহয়। নহয়, নিজে বুজিব লাগে আমি প্ৰথমতে সতোগ্ৰধান আছিলোঁ। নিশ্চয়ৰ দ্বাৰাই সতোগ্ৰধান হ'বা। এনেকুৱা নহয় যে আমি কেনেকৈ সতোগ্ৰধান হ'ব পাৰিম। তেতিয়া পিচলি যায়। স্মৃতিৰ যাত্ৰাত নাথাকে। যিমান দূৰ সম্ভৱ পুৰুষাৰ্থ কৰিব লাগে। নিজক আত্মা বুলি বুজি সতোগ্ৰধান হ'ব লাগে। এই সময়ত সকলো মনুষ্য মাত্ৰই তমোগ্ৰধান। তোমালোকৰ আত্মাও তমোগ্ৰধান। পিতাৰ স্মৃতিৰে আত্মাক এতিয়া সতোগ্ৰধান কৰি তুলিব লাগে। লগতে ছাৰ্ভিচো (সেৱাও) কৰিলে তেতিয়া শক্তি পাবা। ধৰি লোৱা কোনোবাই চেণ্টাৰ (সেৱাকেন্দ্ৰ) খুলি দিয়ে গতিকে তেওঁৰ শিৰত বহুতৰ আশীৰ্বাদ পাব। মনুষ্যই ধৰ্মশালা নিৰ্মাণ কৰি দিয়ে যে কোনোবা আহিলে জিৰণি ল'ব। আত্মা আনন্দিত হ'ব নহয় জানো। থাকোঁতাসকলে আৰাম পালে তেওঁলোকৰ আশীৰ্বাদ নিৰ্মাণ কৰোঁতা জনে পায়। আকৌ ইয়াৰ পৰিণাম কি হ'ব? পৰৱৰ্তী জন্মত তেওঁ (নিৰ্মাণ কৰি দিয়াজনে) সুখ পাব। ভাল ঘৰ পাব। ঘৰৰ সুখ পাব। এনেকুৱা নহয় যে কেতিয়াও বেমাৰ নহ'ব। কেৱল ভাল ঘৰ পাব। হস্পিতাল (চিকিৎসালয়) খুলিলে স্বাস্থ্য ভালৈ থাকিব। ইউনিভাৰ্চিটি (বিশ্ববিদ্যালয়) খুলিলে পঢ়াত ভাল হ'ব। স্বৰ্গততো এই হস্পিতাল আদি নাথাকে। ইয়াত তোমালোকে পুৰুষাৰ্থৰে 21 জন্মৰ কাৰণে প্ৰালঙ্ঘ গঢ়া। বাকী তাত হস্পিতাল, ক'ৰ্ট (আদালত), পুলিচ আদি একো নাথাকিব। এতিয়া তোমালোক সুখধামলৈ যোৱা। তাত মন্ত্ৰীও (পৰামৰ্শদাতাও) নাথাকে। মহাৰজা মহাৰাণী নিজেই উচ্চতকৈও উচ্চ, তেওঁলোকে মন্ত্ৰীৰ ৰায় ল'ব জানো। ৰায় তেতিয়া পায় যেতিয়া বুদ্ধিহীন হয় বিকাৰত অধঃপতিত হয়। ৰাৱণ ৰাজ্যত একেবাৰে বুদ্ধিহীন তুচ্ছ বুদ্ধিৰ হৈ যায় সেইকাৰণে বিনাশৰ ৰাস্তা বিচাৰি থাকে। নিজে বুজি পায় যে আমি বিশ্বক বহুত উচ্চ কৰি তোলাঁ কিন্তু এওঁলোক আৰু অধিকহে অৱনমিত হৈ যায়। এতিয়া বিনাশ

সন্মুখত থিয় হৈ আছে।

তোমালোক সন্তানসকলে জানা যে আমি ঘৰলৈ যাব লাগে। আমি ভাৰতৰ সেৱা কৰি দৈৱী ৰাজ্য স্থাপনা কৰোঁ। আকৌ আমি ৰাজত্ব কৰিম। গোৱাও হয় ফল' ফাদাৰ (পিতাক অনুসৰণ কৰা) ফাদাৰ স্ব'জ চান, চান স্ব'জ ফাদাৰ (পিতাই সন্তানক প্ৰত্যক্ষ কৰায়, সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়)। সন্তানসকলে জানে - এই সময়ত শিৱবাবা ব্ৰহ্মাৰ শৰীৰত আহি আমাক পঢ়ায়। এনেকৈয়ে বুজাবও লাগে। আমি ব্ৰহ্মাক ভগৱান বা দেৱতা আদি বুলি নামানো। এওঁতো পতিত আছিল, পিতা পতিত শৰীৰত প্ৰৱেশ কৰিছে। বৃক্ষত (কল্পবৃক্ষত) চোৱা, একেবাৰে ওপৰত থিয় হৈ আছে নহয় জানো। পতিত হোৱাৰ কাৰণে তলত পাৱন হ'বলৈ তপস্যা কৰি আকৌ দেৱতা হয়। তপস্যা কৰাসকল হৈছে ব্ৰাহ্মণ। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী সকলোৱে ৰাজযোগ শিকি আছা, কিমান ক্লীয়াৰ (স্পষ্ট)। এই ক্ষেত্ৰত যোগ বহুত ভাল হোৱা উচিত। স্মৃতিত নাথাকিলেতো মূৰুলীতো সেই শক্তি নাথাকিব। শক্তি পোৱা যায় শিৱবাবাৰ স্মৃতিৰে। স্মৃতিৰেই সতোপ্ৰধান হ'বগৈ নহ'লে শাস্তি ভূগী কম পদ পাব। মূল কথা হৈছে স্মৃতিত থকাতো, যাক ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়। ন'লেজ (জ্ঞান) কোনেও নাজানে। পূৰ্বৰ ঋষি-মুনিয়ে কৈছিল - ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক আমি নাজানো। তোমালোকেও আগতে একো নাজানিছিল। এই 5 বিকাৰেই তোমালোকক একেবাৰে ৰথ নট এ পেনি (একেবাৰে মূল্যহীন) কৰি দিলে। এতিয়া এই পুৰণি সৃষ্টি জ্বলি একেবাৰে শেষ হৈ যাব। একোৱেই নাথাকিব। তোমালোক সকলোৱে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাৰতক স্বৰ্গ কৰি তুলিবলৈ তন-মন-ধনেৰে সেৱা কৰা। প্ৰদৰ্শনীতো তোমালোকক সুধিলে ক'বা যে আমি বি. কে.সকলে নিজৰ তন-মন-ধনেৰে শ্ৰীমতত সেৱা কৰি ৰাম ৰাজ্য স্থাপন কৰি আছে। গান্ধীজীয়েতো এনেকৈ কোৱা নাছিল যে শ্ৰীমতত ৰাম ৰাজ্য স্থাপন কৰি আছে। ইয়াততো এওঁৰ শৰীৰত শ্ৰী শ্ৰী 108, পিতা বহি আছে। 108 ৰ মালাও তৈয়াৰ কৰে। মালাতো ডাঙৰ তৈয়াৰ হয়। সেইসকলৰ মাজত 8 (আঠ)ৰ পৰা 108 গৰাকীয়ে ভাল পৰিশ্ৰম কৰে। ক্ৰমানুসৰিতো বহুত আছে, যিসকলে ভাল পৰিশ্ৰম কৰে। ৰুদ্ৰ যন্ত্ৰত শালগ্ৰামৰো পূজা হয়। নিশ্চয় কিছু ছাৰ্ভিচ (সেৱা) কৰিছে সেইবাবেতো পূজা হয়। তোমালোক ব্ৰাহ্মণসকল আত্মিক সেৱাধাৰী হোৱা। সকলো আত্মাকে জগাওতা হোৱা। মই আত্মা হওঁ - এইটো পাহৰিলে দেহ-অভিমানত আহি যায়। এনেকৈ ভাবে যে মই অমুক হওঁ। কোনোবাই জানো এইটো জানে যে মই আত্মা হওঁ, অমুক নামটো এই শৰীৰৰহে। আমি আত্মাসকল ক'ৰ পৰা আহোঁ এইটো থেয়াল কাৰো অলপো নাই। ইয়াত ভূমিকা পালন কৰোঁতে কৰোঁতে শৰীৰৰ বোধ দূৰ হৈ গৈছে। পিতাই বুজায় - সন্তানসকল, এতিয়া গাফিলতি কৰিবলৈ এৰা। মায়া বৰ শক্তিশালী, তোমালোক যুদ্ধক্ষেত্ৰত আছা। তোমালোক আত্মা-অভিমानी হোৱা। আত্মাসকল আৰু পৰমাত্মাৰ এয়া হৈছে মেলা। গায়ন আছে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। ইয়াৰো অৰ্থ তেওঁলোকে নাজানে। এতিয়া তোমালোকে জানা - আমি আত্মাসকল পিতাৰ সৈতে নিবাস কৰোঁ। সেইখন আত্মাসকলৰ ঘৰ নহয় জানো। পিতাও তাতে থাকে, তেওঁৰ নাম শিৱ। শিৱ জয়ন্তীও গায়ন কৰা হয়, অন্য কোনো নাম দিবই নালাগে। পিতাই কয় - মোৰ আচল নাম হৈছে কল্যাণকাৰী শিৱ। কল্যাণকাৰী ৰুদ্ৰ বুলি কোৱা নহয়। কল্যাণকাৰী শিৱ বুলি কয়। কাশীতো শিৱৰ মন্দিৰ আছে নহয়। তালৈ গৈ সাধুসকলে মন্ত্ৰ জপ কৰে। শিৱ কাশী বিশ্বনাথ গঙ্গা। এতিয়া পিতাই বুজায় - শিৱ যিজনক কাশীৰ মন্দিৰত অধিষ্ঠিত কৰিছে তেওঁক কোৱা হয় - বিশ্বনাথ। এতিয়া মইতো বিশ্ব-নাথ নহওঁ। বিশ্বৰ নাথতো তোমালোক হোৱা। মই নহওঁৱেই। ব্ৰহ্ম তত্বৰ নাথো তোমালোক হোৱা। তোমালোকৰ সেইখন ঘৰ। সেইখন ৰাজধানী। মোৰ ঘৰতো এখনেই ব্ৰহ্ম তত্ব। মই স্বৰ্গলৈ নাহোঁ। মই নাথো নহওঁ। মোক শিৱবাবা বুলিয়েই কয়। মোৰ পাটেই (ভূমিকাই) হৈছে পতিতক পাৱন কৰি তোলা। শিখ লোকসকলেও কয় - মৃত পলীতী কপড় ধোৱে... (ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰে...) কিন্তু অৰ্থ বুজি নাপায়। মহিমাও গায় এক ঔংকাৰ..... অযোনি অৰ্থাৎ জন্ম-মৰণ ৰহিত। মইতো 84 জন্ম নলওঁ। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। মনুষ্যই 84 জন্ম লয়। এওঁৰ আত্মাই জানে - বাবা মোৰ লগত একেলগে বহি আছে তথাপিও বাৰে বাৰে স্মৃতি পাহৰি যাওঁ। এই দাদাৰ (ব্ৰহ্মাৰ) আত্মাই কয় - মই বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে মোৰ লগত বহি আছে সেইবাবে স্মৃতি ভালকৈ থাকে। নহয়। একেবাৰে একত্ৰিত হৈ আছে। জানো মোৰ ওচৰত আছে। এই শৰীৰটোৰ যেন তেওঁ মালিক। তথাপিও পাহৰি যাওঁ। বাবাক এই শৰীৰত (ঘৰ) থাকিবৰ কাৰণে দিছোঁ। বাকী এটা কোণত মই বহি আছোঁ। ডাঙৰ ব্যক্তি হ'ল নহ'ল জানো। বিচাৰ কৰোঁ মালিক কাষত বহি আছে। এইখন ৰথ তেওঁৰ। তেওঁ ইয়াৰ তত্বাৱধান লয়। মোক শিৱবাবাই খুৱায়ো। মই তেওঁৰ ৰথ হওঁ। কিবাতো সংকাৰ কৰিম নহয় জানো। এইটো আনন্দত থাওঁ। দুই-চাৰি মিনিটৰ পাচত পাহৰি যাওঁ, তেতিয়া বুজো, সন্তানসকলৰ কিমান পৰিশ্ৰম হয় সেইকাৰণে বাবাই বুজাই থাকে - যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা। বহুত মুনাফা আছে। ইয়াততো অলপ কথাতো বিৰক্ত হৈ যায় তেতিয়া পঢ়া এৰি দিয়ে। 'বাবা বাবা' বুলি কৈ আঁতৰি গুচি যায়। পিতাক নিজৰ কৰি লয়, জ্ঞান শুনায়, জ্ঞান পচন্দ কৰে, দিব্য দৃষ্টিৰে স্বৰ্গক প্ৰত্যক্ষ কৰে, ৰাস কৰে, তাৰপাচত অহো মম (মোৰ) মায়াই মোৰ পৰা আঁতৰাই দিয়ে, আঁতৰি গুচি যায়।

যিজনে বিশ্বৰ মালিক কৰি তোলে, তেওঁক এৰি দিয়ে। ডাঙৰ ডাঙৰ জনাজাতসকলেও এৰি দিয়ে।

এতিয়া তোমালোকক ৰাস্তা দেখুওৱা হয়। এনেকুৱা নহয় যে হাতত ধৰি লৈ যাম। এই দুচকুৰেতো অন্ধ নহয়। হয় জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে পোৱা। তোমালোকে সৃষ্টিৰ-আদি-মধ্য-অন্তক জানা। এই ৪৪ৰ চক্ৰ বুদ্ধিত ঘূৰি থাকিব লাগে। তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী। একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে। অন্য কাৰো স্মৃতি যাতে নাথাকে। অন্তিমত এইটো অৱস্থা যাতে হয়। যেনেকৈ স্ত্ৰীৰ পুৰুষৰ প্ৰতি ল'ভ (মৰম) থাকে। তেওঁলোকৰ হৈছে পাৰ্থিৱ (দৈহিক) ল'ভ (মৰম), ইয়াত তোমালোকৰ হৈছে আত্মিক ল'ভ (মৰম)। তোমালোকে উঠোঁতে-বহোঁতে, স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতাক স্মৰণ কৰিব লাগে। জগতত এনেকুৱা বহুত ঘৰ আছে য'ত স্ত্ৰী-পুৰুষ তথা পৰিয়াল পৰস্পৰ বহুত মৰমেৰে থাকে। ঘৰখন যেন স্বৰ্গৰ দৰে হৈ থাকে। ৫-৬ টা সন্তান একেলগে থাকে, ৰাতিপুৱা সোনকালে উঠি পূজা কৰিবলৈ বহে, ঘৰত কোনো কাজিয়া আদি নাই। এক ৰস হৈ থাকে। ক'ৰবাত আকৌ একেখন ঘৰতে কোনোবা যদি ৰাধা স্বামীৰ শিষ্য কোনোবাই আকৌ ধৰ্মকে নামানে। অলপ কথাতে বিতুষ্ট হৈ যায়। গতিকে পিতাই কয় - এই অন্তিম জন্মত সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ ধনো সফল কৰি নিজৰ কল্যাণ কৰা। তেতিয়া ভাৰতৰো কল্যাণ হ'ব। তোমালোকে জানা - আমি নিজৰ ৰাজধানী শ্ৰীমতত পুনৰাই স্থাপন কৰোঁ। স্মৃতিৰ যাত্ৰাৰে আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক জানিলে আমি চক্ৰৱৰ্তী ৰজা হৈ যামগৈ। আকৌ তললৈ নমা আৰম্ভ হ'ব। আকৌ অন্তিমত বাবাৰ ওচৰত আহি যাব। শ্ৰীমতত চলিলেহে উচ্চ পদ পাবা। পিতাই কোনো ফাঁচী কাঠত ওলমাই নিদিয়ে। এটাতো কয় পবিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। সত্যযুগত কোনো পতিত নাথাকে। দেৱী-দেৱতাসকলো বহুত কমসংখ্যক থাকে। আকৌ লাহে লাহে বৃদ্ধি হয়। দেৱতাসকলৰ হৈছে সৰু বৃক্ষ। আকৌ কিমান বৃদ্ধি হৈ যায়। আত্মাসকল আহি থাকে, এইখন ৰচি থোৱা খেলা। ভালবাসু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

**\*ধাৰণাৰ বাবে মুখ্য সাৰ:-\***

(১) আত্মিক সেৱাধাৰী হৈ আত্মাসকলক জাগ্ৰত কৰাৰ সেৱা কৰিব লাগে। তন-মন-ধনেৰে সেৱা কৰি শ্ৰীমতত ৰামৰাজ্য স্থাপনাৰ নিমিত্ত হ'ব লাগে।

(২) স্বদৰ্শন চক্ৰধাৰী হৈ ৪৪ৰ চক্ৰ বুদ্ধিত ঘূৰাব লাগে। এজন পিতাকে স্মৰণ কৰিব লাগে। অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে।

**বৰদান:** পিতা আৰু প্ৰাপ্তিৰ স্মৃতিৰে সদায় সাহস আৰু উৎসাহত থাকোঁতা একৰস, অচল হোৱা পিতাৰ দ্বাৰা জন্মতেই যিবোৰ প্ৰাপ্তি হৈছে, সেইবোৰৰ লিষ্ট (তালিকা) সদায় সন্মুখত ৰাখিবা। যিহেতু প্ৰাপ্তি অটল অচল হয় সেয়েহে সাহস আৰু উৎসাহো অচল হোৱা উচিত। অচলৰ পৰিৱৰ্তে যদি মন কেতিয়াবা চঞ্চল হৈ যায় বা স্থিতি চঞ্চলতাত আহি যায় তেন্তে ইয়াৰ কাৰণ হৈছে পিতা আৰু প্ৰাপ্তিক সদায় সন্মুখত নাৰাখে। সৰ্বপ্ৰাপ্তিৰ অনুভৱ সদায় সন্মুখত বা স্মৃতিত ৰাখিলে তেতিয়া সকলো বিধিনি সমাপ্ত হৈ যাব, সদায় নতুন উদ্যম, নতুন উৎসাহ থাকিব। স্থিতি একৰস আৰু অচল হৈ থাকিব।

**শ্লোগান:** যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানেই ভাল মাৰ্কচ (নম্বৰ) লোৱা।

**!! ওঁ শান্তি !!**